ধনী হ’বলৈ পৰিশ্ৰম নকৰিবা; নথকা বস্তুৰ
ওপৰত চকু ৰাখিবানে? কিয়নো ধন-
সম্পতিয়ে নিজকে ডেউকা কৰি লয়;
ঈগলৰ দৰে উৰি যায় স্বৰ্গৰ ফালে।
হিতোপদেশ ২৩:৪-৫

তেতিয়া তেওঁ তেওঁলোকক ক'লে, "সাৱধান হোৱা আৰু লোভৰ পৰা সাৱধান হোৱা; তেতিয়া তেওঁ তেওঁলোকক এটা দৃষ্টান্ত ক'লে, "এজন ধনী মানুহৰ মাটিত প্ৰচুৰ পৰিমাণে গছ উৎপন্ন হ'ল; তেওঁ ক'লে, "মই এই কাম কৰিম, মোৰ ভঁৰালবোৰ ভাঙি আৰু ডাঙৰকৈ নিৰ্মাণ কৰিম; আৰু তাতেই মই মোৰ সকলো ফল আৰু মোৰ ধন-সম্পত্তি দান কৰিম। আৰু মই মোৰ প্ৰাণক ক'ম, আত্মা, তোমাৰ বহু বছৰলৈ বহু সম্পত্তি জমা হৈ আছে; নিশ্চিন্ত হৈ খাওক, পান কৰক আৰু আনন্দ কৰক। কিন্তু ঈশ্বৰে তেওঁক ক'লে, "হে মূৰ্খ, আজি ৰাতি তোমাৰ প্ৰাণ তোমাৰ পৰা বিচৰা হ'ব; যি জনে নিজৰ বাবে ধন সঞ্চয় কৰে, কিন্তু ঈশ্বৰৰ আগত ধনী নহয়। লূক ১২:১৫-২১ পদ

...সন্তানসকল, ধন-সম্পত্তিৰ ওপৰত বিশ্বাস কৰাসকলৰ বাবে ঈশ্বৰৰ ৰাজ্যত প্ৰৱেশ কৰাটো কিমান কঠিন!
মাৰ্ক ১০:২৪

কিয়নো মানুহে যদি গোটেই জগতখন লাভ কৰে আৰু নিজৰ প্ৰাণ হেৰুৱায়, তেন্তে ইয়াৰ কি লাভ হ'ব? নে মানুহে নিজৰ প্ৰাণৰ বিনিময়ত কি দিব? মাৰ্ক ৮:৩৬-৩৭

যিজনে ৰূপ ভাল পায়, তেওঁ ৰূপত তৃপ্ত নহ'ব; আৰু যি জনে প্ৰচুৰতাক বৃদ্ধিৰ সৈতে প্ৰেম কৰে; উপদেশক ৫:১০ পদ

পৃথিৱীৰ বস্তুবোৰৰ ওপৰত নহয়, ওপৰৰ বস্তুবোৰৰ ওপৰত আপোনাৰ মৰম ৰাখক। কলচীয়া ৩:২

কিন্তু সন্তুষ্টিৰ সৈতে ঈশ্বৰভক্তি ডাঙৰ লাভ। কিয়নো আমি এই জগতলৈ একো আনিব পৰা নাই, আৰু আমি একোৱেই কঢ়িয়াই নিব নোৱাৰো বুলি নিশ্চিত। আহাৰ আৰু বস্ত্ৰ পাই আমি তাত সন্তুষ্ট হওঁ। ১ তীমথিয় ৬:৬-৮ পদ

অত্যাচাৰত ভৰসা নকৰিবা, আৰু ডকাইতিৰ কামত অসাৰ নহব, যদি ধন-সম্পত্তি বৃদ্ধি পায়, তেন্তে সেইবোৰৰ ওপৰত আপোনাৰ মন নিদিব। গীতমালা ৬২:১০

চুৰি কৰা লোকে আৰু চুৰি নকৰিবা, বৰঞ্চ তেওঁ নিজৰ হাতেৰে ভাল কাম কৰি পৰিশ্ৰম কৰক, যাতে তেওঁ আৰ্তজনক দিব পাৰে। ইফিচীয়া ৪:২৮ পদ

তোমালোকৰ যি আছে তাক বিক্ৰী কৰি দান দিয়া; য'ত কোনো চোৰ ওচৰলৈ নাযায়, আৰু মৌৱে নষ্ট নকৰে, তাত তোমালোকে পুৰণি নহোৱা মোনা, আকাশত যি ধন নাই, সেই ধন যোগান ধৰা। কিয়নো তোমাৰ ধন য'ত থাকিব, তাতেই তোমাৰ হৃদয়ও থাকিব। লূক ১২:৩৩-৩৪ পদ

কিন্তু যেতিয়া তুমি দান-বৰঙণি কৰে, তেতিয়া তোমাৰ সোঁহাতে কি কৰে, তোমাৰ বাওঁহাতেও নাজানিব, যাতে তোমাৰ দান গোপনে থাকে; মথি ৬:৩-৪ পদ

যি জনে দৰিদ্ৰক বিবেচনা কৰে, তেওঁ ধন্য; গীতমালা ৪১:১

দুখীয়া আৰু পিতৃহীনক ৰক্ষা কৰা, দুখীয়া আৰু আৰ্তজনৰ প্ৰতি ন্যায় কৰা। গীতমালা ৮২:৩

যি নিজৰ ধন-সম্পত্তিৰ ওপৰত ভৰসা কৰে, তেওঁ পতিত হ'ব; কিন্তু ধাৰ্ম্মিকসকলে ডালৰ দৰে ফুলি উঠিব। হিতোপদেশ ১১:২৮

যিজনে নিজকে ধনী কৰে, তথাপিও তেওঁৰ একো নাই; হিতোপদেশ ১৩:৭

যি জনে নিজৰ ওচৰ-চুবুৰীয়াক তুচ্ছজ্ঞান কৰে, তেওঁ পাপ কৰে; হিতোপদেশ ১৪:২১

যিজনে দুখীয়াক দয়া কৰে, তেওঁ প্ৰভুক ধাৰ দিয়ে; আৰু তেওঁ যি দিছে, সেইখিনি তেওঁ তেওঁক ঘূৰাই দিব।” হিতোপদেশ ১৯:১৭

মহা ধন-সম্পত্তিতকৈ ভাল নাম বাছি লোৱাটোৱেই ভাল, আৰু ৰূপ আৰু সোণতকৈ প্ৰেমৰ অনুগ্ৰহ। হিতোপদেশ ২২:১

যিজনৰ প্ৰচুৰ চকু আছে, তেওঁ ধন্য হ'ব; কিয়নো তেওঁ নিজৰ আহাৰ দৰিদ্ৰক দিয়ে। হিতোপদেশ ২২:৯

যিজনে দুখীয়াক দান কৰে, তেওঁৰ অভাৱ নহ'ব, কিন্তু যিজনে নিজৰ চকু লুকুৱাই ৰাখে, তেওঁক বহুত অভিশাপ পাব। হিতোপদেশ ২৮:২৭